

# Visit of the Prime Minister of Denmark to India (October 9–11, 2021)

October 12, 2021

## ডেনমাৰ্কৰ প্ৰধান মন্ত্ৰীৰ ভাৰত ভ্ৰমণ (অক্টোবৰ 9-11, 2021)

অক্টোবৰ 12, 2021

1. ডেনমাৰ্কৰ প্ৰধান মন্ত্ৰী মাননীয় মিছেছ মেট ফ্ৰেডাৰিকচেনে 9-11 অক্টোবৰ 2021 তাৰিখলৈ ভাৰতলৈ এক চৰকাৰী ভ্ৰমণত আহে। এয়া কোভিড-19 মহামাৰীৰ পিছত ভাৰতলৈ কোনো চৰকাৰৰ প্ৰমুখৰ প্ৰথম ভ্ৰমণ।
2. প্ৰধান মন্ত্ৰী ফ্ৰেডাৰিকচেনেৰ সৈতে এক উচ্চ স্তৰ বিষয়া আৰু ব্যৱসায় প্ৰতিনিধি দল আহে। নিজৰ দ্বিপক্ষীয় বিনিময়ত, প্ৰধান মন্ত্ৰী ফ্ৰেডাৰিকচেনে প্ৰধান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনাত বহে। তেওঁ লগতে ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতিৰ সৈতে সাক্ষাৎ কৰে। বিদেশ বিষয়ক মন্ত্ৰীয়ে প্ৰধান মন্ত্ৰী ফ্ৰেডাৰিকচেনেৰ সৈতে সাক্ষাৎ কৰে।
3. দুয়োজন প্ৰধান মন্ত্ৰীৰ মাজৰ দ্বিপক্ষীয় আলোচনা এক উমাল আৰু বন্ধুত্বৰ পৰিৱেশত অনুষ্ঠিত হয় যি দুয়োখন দেশৰ মাজৰ ঘনিষ্ঠ অংশীদাৰিত্ব প্ৰদৰ্শন কৰে। দুয়ো পক্ষই সেউজ কৌশলগত অংশীদাৰিত্বৰ প্ৰগতি নিৰীক্ষণ কৰে যি 2020 চনৰ চেপ্তেম্বৰত অনুষ্ঠিত হোৱা ভাৰচুৱেল সন্মিলনত স্থাপন কৰা হৈছিল।
4. এই ভ্ৰমণকালত, দুয়োখন দেশে সিদ্ধান্ত লয় কৃষি প্ৰযুক্তি যাৰ ভিতৰত খাদ্য সুৰক্ষা খণ্ড অন্তৰ্ভুক্ত, শীতল শৃংখল, খাদ্য প্ৰক্ৰিয়াকৰণ, মাৰ, মৎসপালন, জল উদ্ভিদ পালন আদি ক্ষেত্ৰত সহযোগিতা অধিক বিস্তাৰ কৰিবলৈ। স্মাৰ্ট জল সম্পদ পৰিচালন, আবৰ্জনাৰ পৰা শ্ৰেষ্ঠ – শ্ৰেষ্ঠ সৃষ্টি আবৰ্জনাৰ পৰা, আৰু কাৰ্যকৰী যোগান শৃংখল পৰিচালনৰ দৰে সহযোগিতাৰ নতুন ক্ষেত্ৰ চিনাক্ত কৰা হয়। দুয়ো পক্ষই স্বাস্থ্যৰ ক্ষেত্ৰত সহযোগিতাৰ আদৰ্শ জনায়।
5. দুয়োজন নেতাই সেউজ প্ৰযুক্তি আৰু বতাহ আৰু সৌৰ অন্তৰ্ভুক্ত কৰি পুনঃব্যৱহাৰযোগ্য শক্তি, পানী, জাহাজ চলাচল আৰু বন্দৰ, আন্তঃগাঁথনি আৰু চক্ৰাকাৰ অৰ্থনীতিৰ দৰে খণ্ডত বহনশীল সমিধানত অব্যাহত অংশীদাৰিত্বৰ প্ৰশংসা প্ৰকাশ কৰে। ভাৰতত 200তকৈ অধিক ডেনিচ কোম্পানী আছে যি ভাৰতৰ প্ৰমুখ ৰাষ্ট্ৰীয় অভিযান আগবঢ়াই নিয়াৰ সৈতে জড়িত যেনে মেক ইন ইণ্ডিয়া, জল জীৱন মিছন, ডিজিটেল ইণ্ডিয়া, দক্ষতা ইণ্ডিয়া, নমামে গঙ্গে আদি। ডেনিচ প্ৰধান মন্ত্ৰীয়ে আৰু অধিক ভাৰতীয় কোম্পানীক ডেনমাৰ্কত বিনিয়োগ কৰিবলৈ আমন্ত্ৰণ কৰে।

6. দুয়োজন প্রধান মন্ত্ৰীয়ে লগতে আঞ্চলিক আৰু বিশ্বযোৰা পৰিস্থিতি আলোচনা কৰে, যাৰ ভিতৰত আছিল মহামাৰীৰ অন্তৰ বিশ্বযোৰা অৰ্থনৈতিক পুনৰুদ্ধাৰ, ইণ্ডো-পেচিফিক আৰু আফগানিস্তানৰ পৰিস্থিতি। দুয়োজন নেতাই ভাৰত-ইউৰোপীয় ইউনিয়ন এফটিএ মিম্বাংসা পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্তৰ আদৰ্শ জনাই আৰু আশা প্ৰকাশ কৰে যে এয়া শীঘ্ৰে সমাপ্ত হ'ব।
7. পৰম্পৰাগত জ্ঞান, দক্ষতা বিকাশ, ভূ-জল সম্পদৰ মেপিং আৰু কুলেণ্ট প্ৰযুক্তিৰ ওপৰত চাৰিখন চৰকাৰ-পৰা-চৰকাৰৰ বৃজাবুজিৰ স্মাৰকপত্ৰ আৰু চুক্তি এই ভ্ৰমণকালত বিনিময় কৰা হয়। ইয়াৰ বাহিৰে, এই ভ্ৰমণৰ প্ৰেক্ষাপটত, তিনিখন বাণিজ্যিক চুক্তি সমাপ্ত কৰা হয়।
8. প্ৰধান মন্ত্ৰী ফ্ৰেডাৰিকচেনে প্ৰধান মন্ত্ৰী মোদীলৈ এক আমন্ত্ৰণ আগবঢ়াই 2022 চনৰ দ্বিতীয় ভাৰত-নৰ্ডিক সন্মিলনৰ আবে ক'পানহেগেন ভ্ৰমণ কৰিবলৈ। মাননীয় ৰাষ্ট্ৰপতিয়ে ডেনমাৰ্ক মাননীয় মহাৰাণী মাৰগ্ৰেথ্ II-লৈ আমন্ত্ৰণ আগবঢ়াই অহা বছৰ ভাৰত ভ্ৰমণ কৰাৰ বাবে।
9. নিজৰ ভাৰত ভ্ৰমণত, প্ৰধান মন্ত্ৰী ফ্ৰেডাৰিকচেনে আগ্ৰা আৰু গাৰ্ভি গুজৰাট ভ্ৰমণ কৰে য'ত তেওঁ ভাৰতৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰ এক আভাস পায়। তেওঁ সেউজ কৌশলগত অংশীদাৰিত্ব আৰু জলবায়ু পৰিৱৰ্তনৰ সৈতে যুঁজাৰ বাবে ঘনিষ্ঠ সহযোগিতাৰ গুৰুত্বৰ ওপৰত অবজাৰভাৰ ৰিচাৰ্চ ফাউণ্ডেশ্বনে আয়োজন কৰা এক অনুষ্ঠানত এক বিশেষ সন্মোদন জনায়।
10. তেওঁ লগতে নতুন দিল্লীৰ কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰীসকলৰ সৈতে মিথষ্ক্ৰিয়া কৰে য'ত তেওঁ অটল উদ্ভাৱন পৰীক্ষাগাৰ চোৱাৰ সুযোগ পায়।

**নতুন দিল্লী**

**অক্টোবৰ 12, 2021**

DISCLAIMER: This is an approximate translation. The original is available in English on MEA's website and may be referred to as the official press release.